

কপিলীমুখত চকী স্থাপন।-- পৰ্ম্মানি বাইলঙ্গ, টঙ্গা দলৈ ঠেং চাই পালে টেলেকা  
সন্দিকাইক। ঁদেউএ বোলে, “অ’ জানিলোঁ, দুখীয়া সন্দিকাই ধন ভৰিবলৈ নাই,  
এতেকেহে দুই ৰাজ্যত থাকিব পাই। বাৰু থাকাংগই। তেও মই অভয় বৰ দিছোঁ, তিনি  
পুৰুষলৈ যুধ নাপাবা, অনায়ুধে খাবা। তিনি পুৰুষ গলে তুলি অনা যাব। আৰু কাঠৰ  
গড় বান্ধিম পচিব, মাটিৰ গড় বান্ধিম খহিব। মই কথাৰ গড় বান্ধি দিছোঁ, প্ৰাণ-  
পৰিভুগী হ’ব। আৰু মোৰ দাৰাৰ মানুহ ৪ ঘৰ শহুৰৰ লগত দিছোঁ মৰা-জীয়া সাৰথি  
কৰি। মূৰ লগত পাটী-গাৰু তোলা মানুহ গোট-পাএক এটা, চেপনিয়ালৰ দলৈ, কমাৰ  
মুদই, ডাবলু মাজি, শিলপানীয়াৰ ভূইয়া। এই ব্যাব গুচাই শহুৰৰ লগত সজাতি, আৰু  
সজাতি দুইৰু লগত দিছোঁ দাধৰা এটা। আৰু সলালৰ মানুহ, ঘৰফলা মানুহ ৮০  
চাৰি কুৰি কটোৱাল কৰি দিব সলাল গোহাঁয়ে।” এই আজ্ঞা ঁদেউ কৰি পৰ্ম্মানি  
বাইলঙ্গক লগত দি শনিবাৰে বিদাই কৰি ভটিয়াই আহি টাটীমৰাত দুই বহা কৰি ছমাহ  
বেত-বাঁহ কাটি কপিলীমুখত কুকুৰাং-ঠেং মাৰি চকী পাতিলে। চাঙ্গঘৰ পাঁচোটা।  
অৰাজ্য, মনিষ্যৰ সমাগম নাই। কলিয়াবৰৰ পৰা চাউলৰ সমল দিছিলে। বৰুৱায়ে  
বৰাহঁতে একে পিণ্ড, ভেদ নাই খোৱা বহা। ২২৬ ॥

**Establishment of outpost at Kapilimukh:** Practising divination, Parmāni bāilung Tangā Daloi pointed to Telekā Sandikāi. Swargadeu said, “ Ok, I have got it, poor Sandikāi, no money to spend, so he has got to stay in two states. Ok, go and stay. Yet I promise to you, your three generations will not face any struggle, you will live without any hindrance. You will be shifted from there after three generations. If I construct a wooden fort, it will decay. If I construct an earthen fort, it will fall off. So I have constructed a fort of promise, it will sustain till I am alive. And four families of my region have been given with father-in-law to accompany him for good. I have with me a *got-pāik* (an aggregate of four *pāiks* or tenants) to arrange my bed, Daloi of Sepaniyāl, blacksmith Mudoi, Dābalu Māji (boatman), Bhuyān (chief who rules a division) of Silpāniya. Removing their offices, they have been given with father-in-law as trusted companions, along with both of the group and him, a *dā-dharā* (bodyguard armed with a *dā* in his hand). And from among the people of Salāl, Salāl Gohāin will give 80 masons as *kotowāl* (constables).” Issuing his order, Swargadeu set out on Saturday taking Parmāni Bāilung with him. They went down to Tātimarā and built two temporary lodges there. After cutting canes and bamboos for six months, an outpost was constructed at Kapilimukh sacrificing hens on the occasion. There were five *chāng-ghars* (houses with raised platforms). A solitary land – people had hardly been there. Uncooked rice was sent from Kaliābar. As the *Barās* belong to the same race (*pinda*) with the Baruās, there was no disparity while eating or taking seats.//226//